

নাম : .....

স্থান : .....



## আমার দূৰদৃষ্টি



আমাদের প্রত্যয়ে গুণাবিত হব। শিখা - আমি, আমার ছোট্টা চলেমান বর্তমান কালের প্রথম পুরুষ।  
গোটে কামর সাফল্য লাভ আক লক্ষ্যহলে উপস্থিত হই ৩ বছর অতিক্রান্ত করি ৫ বছর  
মাঝতে আপোনার জীবন বোধ উপলভি করি নিশ্চয়ই গম পাইছে।

আজিকর তারিখ : .....(আজ থেকে ৩৫ বছর ভিতরে)

### আমার ঘর

আমরতন এলাকা বর্ণনা দিয়ক যে শহরতে বাস করিছে সেই স্থানত আপোনার ঘর  
কি রূপ সুন্দর দেখিছে - সেইবোর সন্নিহিত লিখিব।  
বর্তমান ময় বাস কবো ..... মহানগরীর ভিতরতে.....  
এলাকায়..... স্ট্রীটে মোর ঘর  
..... বর্গফুট আমরতন লই নির্মিত।

১. আমার ঘরর প্রবেশ পথ :

.....  
.....

২. অতিথিদেবর আপ্যায়নেবর ঘর/বসবাস গৃহ :

.....  
.....

৩. দেওঘর/খান-কক্ষ :

.....  
.....

৪. টুপনিব ঘর/স্নানাগার :

.....  
.....

৫. ২/৩ খানি বেডরুম ইত্যাদি :

.....  
.....

আপোনার দূৰদৃষ্টি বৃহৎ হলে ফলাফলও বড়ো হবে। নিখিতভাবে সমস্ত বিবরণী আপোনার সমর্থন করি যথাশীঘ্র অনুভব করিবো।  
জীবন সহজিয়া মধুময়...জীবন সুবই উত্তম...জীবন সুবই সুন্দর....সমস্ত উত্তম জিনিষগুলি মোর কাছে সহজেই আছে

6. অধ্যয়ন কক্ষ / অফিস ঘৰ :

7. ভোজন ঘৰ :

8. বসুঁই ঘৰ :

9. মল্লক্রিড়া আৰু স্বাস্থ্য গৃহ :

10. আমাৰ ঘৰৰ বহিৰ্বিভাগ :

### আমাৰ জীৱনধাৰাৰ পদ্ধতি

1. শিক্ষা :

2. পোষাক পৰিচ্ছদ :

3. অলংকাৰ :

4. যান-বাহন :

5. খেলালক্ষণী / অবসৰযাপন পদ্ধতি :

6. ছুটিৰ দিন :

জীৱন সহজিয়া মন্থন...জীৱন বুৱই উত্তম...জীৱন বুৱই সুন্দৰ.....সমস্ত উত্তম জিনিষগুলি মোৰ কাছে সহজেই আছে



আজিৰ তাৰিখ .....



## আমাৰ আৰ্থিক অবস্থা

### আমাৰ সঞ্চয়

1. ব্যাংকৰ সঞ্চয় : .....  
(ব্যাংকৰ নাম/শাখা/এ.পি. নং.)
2. স্থায়ী আমানত : .....
3. অন্যান্য আমানতসমূহ : .....

### মোৰ অৰ্থ বিনিয়োগ

1. নোদি বায়োটেক : .....
2. মিউচুয়াল ফণ্ড : .....
3. অন্যান্য শেয়াৰ : .....
4. স্থাবৰ সম্পত্তি : .....
5. আমাৰ নীট জমা সম্পদ : .....

### মোৰ দাতব্য প্ৰতিষ্ঠানে দান :

1. কাউকে : .....
2. কত খানি : .....
3. কোন সময়ে : .....
4. মোৰ পিতা-মাতাকে দেয় অৰ্থ : .....
5. মোৰ শিক্ষককে : .....

## ময় কি ?

কি ধৰনৰ মানুহ হিসাবে নিজকে দেখো ?

.....  
.....

মোৰ সাফল্যে ময় কি ভাবি থাকিব ?

.....  
.....

আনজনে আমাৰ সফলতায় কি ভাবে ?

.....  
.....

জীৱন সফলতা মনুষ্য...জীৱন খুবই উত্তম...জীৱন খুবই সুন্দৰ.....সমস্ত উত্তম জিনিষগুলি মোৰ কাষে সহজেই আছে



আজিৰ তাৰিখ .....



সাফল্য অৰ্জনৰ পিছত আপনি কি অনুভব কৰিছে

তুমি নিজৰ একটা পত্ৰ লিখি দিয়া যাব মাঝতে তোমাৰ  
আত্মোপলক্ষি আৰু বিশ্বয়কৰ অনুভূতিৰ কথা প্ৰকাশ হব।

.....

.....

.....

.....

.....

.....

.....

ময় প্ৰতিদিন অনুভূতিৰ আকাশ-কুসুম কল্পনা দেখিব ? চোখ ক্ৰ কৰা,  
উপভোগ কৰা এবং প্ৰতিদিন দীৰ্ঘ পৰ্য্যবেক্ষণেৰ পৰায়তায় উপলক্ষি কৰা।

প্ৰত্যহ প্ৰাতকালে টুপনীৰ পৰা উঠি  
স্পন্দিত হৈ দুই হাত উৰ্ধ্বে তুলি প্ৰবল  
উচ্চস্বৰে কৰ, “আনন্দৰ দিন”  
শক্তিশালীভাৱে আৰু জোড়ে কহিবা।

**প্ৰাতঃকালীন ব্যায়াম**

(আয়নাৰ সন্মুখত মিয় কৰা)

- ময় সত্যবাদী ● ময় দূৰন্ত
- ময় শক্তিমান ● ময় সফলকামী

ASSAMI

জীবন সহজিয়া মধুময়...জীবন দুবই উত্তম...জীবন দুবই সুন্দৰ.....সম্ৰ উত্তম জিনিষগুলি মোৰ কাষে সহজোই আছে